

2 0 2 5

FINANCE

Full Marks : 80

Pass Marks : 24

Time : 3 hours

The figures in the margin indicate full marks for the questions

Give the answers of Part-A in the OMR Answer-Sheet provided.

ALLOTMENT OF MARKS

Part—A

Q. Nos. **1–40** carry 1 mark each : $1 \times 40 = 40$

Part—B

Q. No. **41(a–i)** carry 2 marks each : $2 \times 5 = 10$

Q. No. **42(a–i)** carry 3 marks each : $3 \times 5 = 15$

Q. No. **43(a–g)** carry 5 marks each : $5 \times 3 = 15$

Total = 80

(2)

PART—A

(Marks : 40)

Choose the correct answer from the following :

1×40=40

তলত দিয়াবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা :

নিম্নোক্তগুলিৰ শুদ্ধ উত্তৰটি বেছে নাও :

1. Debenture holders are _____ of the company.

ঋণপত্ৰ ধাৰকজন কোম্পানী এটাৰ _____।

ঋণপত্ৰ ধাৰক একাধিক কোম্পানীৰ _____।

(a) debtor

দেনাদাৰ

দেনাদাৰ

(b) creditor

পাওনাদাৰ

পাওনাদাৰ

(c) owner

গৰাকী

মালিক

(d) None of the above

ওপৰৰ এটাও নহয়

উপৰৰ এটাও নহয়

2. Real owner of a company is

কোম্পানী এটাৰ প্ৰকৃত মালিক হ'ল

একাধিক কোম্পানীৰ প্ৰকৃত মালিক হ'লো

(a) preference shareholder

অগ্ৰাধিকাৰযুক্ত অংশপত্ৰৰ ধাৰক

অগ্ৰাধিকাৰযুক্ত অংশপত্ৰৰ ধাৰক

(b) equity shareholder

সমাপ্ত অংশপত্ৰৰ ধাৰক

সমাপ্ত অংশপত্ৰৰ ধাৰক

(c) debenture holder

ঋণপত্ৰৰ ধাৰক

ঋণপত্ৰৰ ধাৰক

(d) All of the above

ওপৰৰ আটাইকেইটা

উপৰৰ সবগুলি

(3)

3. Overdraft facility is granted only for

অধিবিকৰ্ষৰ সুবিধা অনুমোদন কৰা হয় মাত্ৰ

ওভাৰড্ৰাফ্ট সুবিধা অনুমোদন কৰা হয় মাত্ৰ

(a) Current Account

চলিত হিচাপত

চলিত হিসাবে

(b) Savings Account

সঞ্চয় হিচাপত

সঞ্চয় হিসাবে

(c) Fixed Account

ম্যাদী হিচাপত

মেয়াদী হিসাবে

(d) All of the above

ওপৰৰ আটাইকেইটা

উপৰৰ সবগুলি

4. The First Stock Exchange was established in 1875 in

প্ৰথম অংশ বিনিময় কেন্দ্ৰ ১৮৭৫ চনত প্ৰতিষ্ঠা হৈছিল

প্ৰথম অংশ বিনিময় কেন্দ্ৰ ১৮৭৫ সালে প্ৰতিষ্ঠা হৈছিল

(a) Bombay

বোম্বাইত

বোম্বাইতে

(b) Madras

মাদ্ৰাজত

মাদ্ৰাজে

(c) Calcutta

কলিকাতাত

কলকাতায়

(d) Delhi

দিল্লীত

দিল্লীতে

5. NABARD was established in the year

নাবাৰ্ড প্ৰতিষ্ঠা হৈছিল

নাবাৰ্ড প্ৰতিষ্ঠা হৈছিল

(a) 1980

১৯৮০ চনত

১৯৮০ সালে

(b) 1981

১৯৮১ চনত

১৯৮১ সালে

(c) 1982

১৯৮২ চনত

১৯৮২ সালে

(d) 1983

১৯৮৩ চনত

১৯৮৩ সালে

6. Money market provides loan as

মুদ্রা বজাৰে ঋণ যোগান ধৰে

মুদ্রা বাজাৰ ঋণ প্ৰদান কৰে

(a) short-term

হ্ৰস্বকালীন

হ্ৰস্বকালীন

(b) medium-term

মধ্যকালীন

মধ্যকালীন

(c) long-term

দীৰ্ঘকালীন

দীৰ্ঘকালীন

(d) All of the above

ওপৰৰ আটাইকেইটা

উপৰৰ সবগুলি

7. The money market instrument is

মুদ্রা বজাৰৰ আহিলা হ'ল

মুদ্রা বাজাৰেৰ যন্ত্ৰ বা দলিল হলো

(a) commercial paper

বাণিজ্যিক কাকত

বাণিজ্যিক কাগজ

(b) equity share

সম্প্ৰদায় অংশপত্ৰ

সম্প্ৰদায় অংশপত্ৰ

(c) preference share

অগ্রাধিকাৰযুক্ত অংশপত্ৰ

অগ্রাধিকাৰযুক্ত অংশপত্ৰ

(d) bond

বণ্ড

বণ্ড

8. The General Insurance Corporation was set up in the year

সাধাৰণ বীমা নিগম প্ৰতিষ্ঠা হৈছিল

সাধাৰণ বীমা নিগম প্ৰতিষ্ঠা হৈছিল

(a) 1972

১৯৭২ চনত

১৯৭২ সালে

(b) 1973

১৯৭৩ চনত

১৯৭৩ সালে

(c) 1974

১৯৭৪ চনত

১৯৭৪ সালে

(d) 1975

১৯৭৫ চনত

১৯৭৫ সালে

9. The Banking Regulation Act was passed in the year

বেংকিং নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰা হৈছিল

ব্যাংকিং নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰা হৈছিল

(a) 1948

১৯৪৮ চনত

১৯৪৮ সালে

(b) 1949

১৯৪৯ চনত

১৯৪৯ সালে

(c) 1950

১৯৫০ চনত

১৯৫০ সালে

(d) None of the above

ওপৰৰ এটাও নহয়

উপৰৰ একটোও নহয়

10. One-rupee note is issued by the

এটকীয়া নোট বিলি কৰে

এক টকাৰ নোট ইস্যু কৰে

(a) Reserve Bank of India

ভাৰতীয় বিজাৰ্ড বেংক

ভাৰতীয় বিজাৰ্ড ব্যাংক

(b) Commercial Bank

বাণিজ্যিক বেংক

বাণিজ্যিক ব্যাংক

(c) Ministry of Finance, Government of India

ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়

ভাৰত সরকারের বিত্ত মন্ত্রালয়

(d) Industrial Bank of India

ভাৰতীয় উদ্যোগিক বেংক

ভাৰতীয় উদ্যোগিক ব্যাংক

11. Which bank is called as the 'lender of last resort'?

কোনটো বেংকক 'অন্তিম মুহূর্তৰ ঋণদাতা' বুলি কোৱা হয়?

কোন ব্যাংককে 'অন্তিম মুহূর্তৰ ঋণদাতা' বলা হয়?

- | | |
|---|--|
| (a) Commercial Bank
বাণিজ্যিক বেংক
বাণিজ্যিক ব্যাংক | (b) Agricultural Bank
কৃষি বেংক
কৃষি ব্যাংক |
| (c) Savings Bank
সঞ্চয় বেংক
সঞ্চয় ব্যাংক | (d) Central Bank
কেন্দ্ৰীয় বেংক
কেন্দ্ৰীয় ব্যাংক |

12. The Reserve Bank of India was set up in the year

ভাৰতীয় ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা হৈছিল

ভাৰতীয় ৰিজাৰ্ভ ব্যাংক প্ৰতিষ্ঠা হৈছিল

- | | |
|-----------------------------------|-----------------------------------|
| (a) 1934
১৯৩৪ চনত
১৯৩৪ সালে | (b) 1935
১৯৩৫ চনত
১৯৩৫ সালে |
| (c) 1936
১৯৩৬ চনত
১৯৩৬ সালে | (d) 1937
১৯৩৭ চনত
১৯৩৭ সালে |

13. Open market operation system is an instrument of

মুকলি বজাৰৰ লেনদেন পদ্ধতি এটি

মুক্ত বাজাৰৰ লেনদেন পদ্ধতি এটি

- | | |
|--|--|
| (a) credit creation
ঋণ সৃষ্টিৰ আহিলা
ঋণ সৃষ্টিৰ ইনস্ট্ৰুমেন্ট | (b) credit control
ঋণ নিয়ন্ত্ৰণৰ আহিলা
ঋণ নিয়ন্ত্ৰণৰ ইনস্ট্ৰুমেন্ট |
| (c) deposit system
জমা পদ্ধতিৰ আহিলা
জমা পদ্ধতিৰ ইনস্ট্ৰুমেন্ট | (d) None of the above
ওপৰৰ এটাও নহয়
উপৰৰ এটিও নহয় |

14. Which system is followed by the RBI for issuing currency?

কোনটো পদ্ধতি ভাৰতীয় ৰিজাৰ্ভ বেংকে নোট প্ৰবৰ্তন কৰোঁতে অনুসৰণ কৰে?

ভাৰতীয় ৰিজাৰ্ভ ব্যাংক নোট প্ৰবৰ্তন কৰতে কোন পদ্ধতি অনুসৰণ কৰে?

- | | |
|--|---|
| (a) Minimum reserve system
নিম্নতম সংৰক্ষণ পদ্ধতি
নিম্নতম সংৰক্ষণ পদ্ধতি | (b) Proportional reserve system
সমানুপাতিক সংৰক্ষণ পদ্ধতি
সমানুপাতিক সংৰক্ষণ পদ্ধতি |
| (c) Maximum reserve system
সৰ্বাধিক সংৰক্ষণ পদ্ধতি
সৰ্বাধিক সংৰক্ষণ পদ্ধতি | (d) Simple deposit system
সাধাৰণ জমা পদ্ধতি
সাধাৰণ জমা পদ্ধতি |

15. Credit creation is done by the

ঋণ সৃষ্টি কৰে

ঋণ সৃষ্টি কৰে

- | | |
|--|---|
| (a) Central Bank
কেন্দ্ৰীয় বেংক
কেন্দ্ৰীয় ব্যাংক | (b) Investment Bank
বিনিয়োগ বেংক
বিনিয়োগ ব্যাংক |
| (c) Savings Bank
সঞ্চয় বেংক
সঞ্চয় ব্যাংক | (d) Commercial Bank
বাণিজ্যিক বেংক
বাণিজ্যিক ব্যাংক |

16. Primary Agricultural Credit Society (PACS) operates at
 প্রাথমিক কৃষি ঋণদান সমিতিয়ে (PACS) কার্য সম্পন্ন করে
 প্রাথমিক কৃষি ঋণদান সমিতি (PACS) কার্য সম্পন্ন করে

- | | |
|--|--|
| (a) village level
গাঁও স্তৰত
গ্রাম্য স্তরে | (b) district level
জিলা স্তৰত
জেলা স্তরে |
| (c) State level
ৰাজ্যিক স্তৰত
রাজ্য স্তরে | (d) All of the above
ওপৰৰ আটাইকেইটা
উপরের সবগুলি |

17. The name of the first Presidency Bank was
 প্রথম প্রেসিডেন্সি বেংকৰ নাম আছিল
 প্রথম প্রেসিডেন্সি ব্যাংকৰ নাম ছিল

- | |
|---|
| (a) Bank of Bengal
বেংক অৱ বেংগল
ব্যাংক অফ বেঙ্গল |
| (b) Bank of Bombay
বেংক অৱ বোম্বাই
ব্যাংক অফ বোম্বাই |
| (c) Bank of Madras
বেংক অৱ মাদ্ৰাজ
ব্যাংক অফ মাদ্ৰাজ |
| (d) Bank of Hindustan
বেংক অৱ হিন্দুস্তান
ব্যাংক অফ হিন্দুস্তান |

18. 14 commercial banks were nationalized in the year

১৪টা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হয়
 ১৪টা বাণিজ্যিক ব্যাংক ৰাষ্ট্ৰীয়কৰণ কৰা হয়

- | | |
|-----------------------------------|-----------------------------------|
| (a) 1967
১৯৬৭ চনত
১৯৬৭ সালে | (b) 1969
১৯৬৯ চনত
১৯৬৯ সালে |
| (c) 1980
১৯৮০ চনত
১৯৮০ সালে | (d) 1982
১৯৮২ চনত
১৯৮২ সালে |

19. The previous name of the State Bank of India was
 ভাৰতীয় ষ্টেট বেংকৰ আগৰ নাম আছিল
 ভাৰতীয় ষ্টেট ব্যাংকৰ পূৰ্বকালীন নাম ছিল

- | |
|--|
| (a) State Bank of Jaipur
ষ্টেট বেংক অৱ জয়পুৰ
ষ্টেট ব্যাংক অফ জয়পুৰ |
| (b) State Bank of Patiala
ষ্টেট বেংক অৱ পাটয়ালা
ষ্টেট ব্যাংক অফ পাটয়ালা |
| (c) Imperial Bank of India
ইম্পাৰিয়েল বেংক অৱ ইণ্ডিয়া
ইম্পেৰিয়াল ব্যাংক অফ ইণ্ডিয়া |
| (d) State Bank of Indore
ষ্টেট বেংক অৱ ইন্দোৰ
ষ্টেট ব্যাংক অফ ইন্দোৰ |

20. The headquarters of the State Bank of India is located in

ভাৰতীয় ষ্টেট বেংকৰ মুখ্য কাৰ্যালয়
ভাৰতীয় ষ্টেট ব্যাংকৰ মুখ্য কাৰ্যালয়

- | | |
|--|--|
| (a) Mumbai
মুম্বাইত অৱস্থিত
মুম্বাইতে অৱস্থিত | (b) New Delhi
নতুন দিল্লীত অৱস্থিত
নতুন দিল্লীতে অৱস্থিত |
| (c) Chennai
চেন্নাইত অৱস্থিত
চেন্নাইতে অৱস্থিত | (d) Kolkata
কলিকতাত অৱস্থিত
কলকাতাতে অৱস্থিত |

21. Lead Bank Scheme was introduced in

নায়ক বেংক আঁচনি আৰম্ভণি হৈছিল
লীড ব্যাংক স্কীম আৰম্ভ কৰা হৈছিল

- | | |
|-----------------------------------|-----------------------------------|
| (a) 1969
১৯৬৯ চনত
১৯৬৯ সালে | (b) 1970
১৯৭০ চনত
১৯৭০ সালে |
| (c) 1971
১৯৭১ চনত
১৯৭১ সালে | (d) 1972
১৯৭২ চনত
১৯৭২ সালে |

22. Unit banking system is originated in

একক বেংক ব্যৱস্থাৰ গুৰিধৰোঁতা
একক ব্যাংক ব্যৱস্থাৰ সৃষ্টি কৰে

- | | |
|---------------------------------------|--|
| (a) India
ভাৰতবৰ্ষ
ভাৰতবৰ্ষ | (b) Pakistan
পাকিস্তান
পাকিস্তান |
| (c) Sri Lanka
শ্ৰীলংকা
শ্ৰীলংকা | (d) USA
ইউ. এছ. এ.
ইউ. এস. এ. |

23. Paid-up capital of Scheduled Commercial Bank should not be less than

অনুসূচিত বাণিজ্যিক বেংকৰ আদায়ী মূলধন অতি কমেও হ'ব লাগিব
অনুসূচিত বাণিজ্যিক ব্যাংকৰ আদায়ী মূলধন কম কৰেও হতে হবে

- | | |
|---|---|
| (a) ₹ 1 lakh
১ লাখ টকা
১ লাখ টকা | (b) ₹ 3 lakhs
৩ লাখ টকা
৩ লাখ টকা |
| (c) ₹ 5 lakhs
৫ লাখ টকা
৫ লাখ টকা | (d) ₹ 6 lakhs
৬ লাখ টকা
৬ লাখ টকা |

24. Which one is not included in Regional Rural Bank?

কোনটো আঞ্চলিক গ্ৰাম্য বেংকৰ অন্তৰ্ভুক্ত নহয় ?

কোনটি আঞ্চলিক গ্ৰাম্য ব্যাংকৰ অন্তৰ্ভুক্ত নয় ?

- | | |
|--|---|
| (a) Assam Gramin Vikash Bank
অসম গ্ৰামীণ বিকাশ বেংক
অসম গ্ৰামীণ বিকাশ ব্যাংক | (b) Lakhimi Gaonlia Bank
লখিমী গাৱলীয়া বেংক
লখিমী গাঁওলীয়া ব্যাংক |
| (c) Cachar Gramin Bank
কাছাৰ গ্ৰামীণ বেংক
কাছাৰ গ্ৰামীণ ব্যাংক | (d) Bandhan Bank
বন্ধন বেংক
বন্ধন ব্যাংক |

25. The highest rate of interest payable by the bank on

বেংকে উচ্চ হাৰত সুত প্ৰদান কৰে

ব্যাংক উচ্চ হাৰে সুদ প্ৰদান কৰে

(a) Savings Bank Account

সঞ্চয় বেংক হিচাপত

সঞ্চয় ব্যাংক হিসাবে

(b) Current Bank Account

চলিত বেংক হিচাপত

চলিত ব্যাংক হিসাবে

(c) Fixed Bank Account

ম্যাদী বেংক হিচাপত

মেয়াদী ব্যাংক হিসাবে

(d) None of the above

ওপৰৰ এটাও নহয়

উপৰৰ একটিও নয়

26. A minor means a person who has not attained the age of

নাৰালক মানে হ'ল যিগৰাকী ব্যক্তিৰ বয়স

নাৰালক মানে হ'লো যে ব্যক্তিৰ বয়স

(a) 18 years

১৮ বছৰ সম্পূৰ্ণ নহয়

১৮ বছৰ প্ৰাপ্ত হয়নি

(c) 14 years

১৪ বছৰ সম্পূৰ্ণ নহয়

১৪ বছৰ প্ৰাপ্ত হয়নি

(b) 21 years

২১ বছৰ সম্পূৰ্ণ নহয়

২১ বছৰ প্ৰাপ্ত হয়নি

(d) None of the above

ওপৰৰ এটাও নহয়

উপৰৰ একটিও নয়

27. Which account may not be opened in the name of a minor by the bank?

কোনটো হিচাপ নাৰালকৰ নামত বেংকে খুলিব নোৱাৰে ?

ব্যাংক নাৰালকৰ নামে কোন্ অ্যাকাউন্ট খুলতে পাৰে না ?

(a) Savings Account

সঞ্চয় হিচাপ

সঞ্চয় হিসাবে

(b) Fixed Account

ম্যাদী হিচাপ

মেয়াদী হিসাবে

(c) Recurring Account

পৌনঃপৌনিক হিচাপ

পৌনঃপুনিক হিসাবে

(d) Current Account

চলিত হিচাপ

চলিত হিসাবে

28. Short-term sources of finance are

হ্ৰস্বকালীন বিত্তৰ উৎস হ'ল

হ্ৰস্বকালীন বিত্তৰ উৎস হ'লো

(a) equity share

সমাত্ম অংশ

সমাত্ম অংশ

(b) preference share

অগ্ৰাধিকাৰযুক্ত অংশ

অগ্ৰাধিকাৰযুক্ত অংশ

(c) debenture

ঋণপত্ৰ

ঋণপত্ৰ

(d) bill discounting

বিলৰ বাট্টাকৰণ

বিলৰ বাট্টাকৰণ

29. Cheque book is issued by the

ধনাদেশৰ বহী বিলি কৰে

ধনাদেশৰ বহী ইস্যু হয়

(a) bank customer

বেংকৰ গ্ৰাহকৰ দ্বাৰা

ব্যাংকৰ গ্ৰাহকৰ দ্বাৰা

(b) banker

বেংকাৰৰ দ্বাৰা

ব্যাংকাৰৰ দ্বাৰা

(c) third party

তৃতীয় পক্ষৰ দ্বাৰা

তৃতীয় পক্ষৰ দ্বাৰা

(d) All of the above

ওপৰৰ আটাইকেইটা

উপৰৰ সবগুণি

30. Demand deposit is included under

চাহিদা জমা অন্তর্ভুক্ত হয়

চাহিদা জমা অন্তর্ভুক্ত হয়

(a) Savings Deposit Account

সঞ্চয় জমা হিচাপত

সঞ্চয় জমা হিসাবে

(b) Fixed Deposit Account

ম্যাদী জমা হিচাপত

মেয়াদী জমা হিসাবে

(c) Recurring Deposit Account

পৌনঃপৌনিক জমা হিচাপত

পৌনঃপুনিক জমা হিসাবে

(d) All of the above

ওপৰৰ আটাইকেইটা

উপরের সবগুলি

31. Bank's customer means

বেংকৰ গ্ৰাহক মানে হ'ল

ব্যাংকের গ্রাহক মানে হলো

(a) who withdraws money from the bank

যিয়ে বেংকৰ পৰা টকা আহৰণ কৰে

যে ব্যাংকের থেকে টাকা আহরণ করে

(b) who takes loan from the bank

যিয়ে বেংকৰ পৰা ঋণ লয়

যে ব্যাংকের থেকে ঋণ নেয়

(c) who has an account with the bank

যাৰ বেংকত হিচাপ থাকে

যাৰ ব্যাংকে হিসাব থাকে

(d) All of the above

ওপৰৰ আটাইকেইটা

উপরের সবগুলি

32. The Negotiable Instrument Act was passed in

হস্তান্তৰযোগ্য পত্ৰ আইন প্ৰণয়ন হৈছিল

হস্তান্তৰযোগ্য পত্ৰ আইন প্ৰণয়ন হৈছিল

(a) 1881

১৮৮১ চনত

১৮৮১ সালে

(b) 1882

১৮৮২ চনত

১৮৮২ সালে

(c) 1883

১৮৮৩ চনত

১৮৮৩ সালে

(d) 1949

১৯৪৯ চনত

১৯৪৯ সালে

33. Which one is not included in negotiable instrument?

কোনটো হস্তান্তৰযোগ্য পত্ৰৰ অন্তৰ্ভুক্ত নহয় ?

কোনটি হস্তান্তৰযোগ্য পত্ৰের অন্তর্ভুক্ত নয় ?

(a) Share warrant

অংশ অধিপত্ৰ

অংশ অধিপত্ৰ

(b) Hundi

হুণ্ডি

হুণ্ডি

(c) Cheque

ধনাদেশ

ধনাদেশ

(d) HSLC certificate

HSLC প্রমাণপত্ৰ

HSLC প্রমাণপত্ৰ

34. Hundi is written in

হুণ্ডি লিখা হয়

হুণ্ডি লেখা হয়

(a) English language

ইংৰাজী ভাষাত

ইংৰাজী ভাষায়

(b) Hindi language

হিন্দী ভাষাত

হিন্দী ভাষায়

(c) Tamil language

তামিল ভাষাত

তামিল ভাষায়

(d) Regional language

আঞ্চলিক ভাষাত

আঞ্চলিক ভাষায়

35. Indigenous banker deals in

খিলঞ্জীয়া বেংকে লেনদেন কৰে
দেশীয় ব্যাংক লেনদেন কৰে

- | | |
|--------------------------------|---|
| (a) money
টকা
টকা | (b) promissory note
প্রতিশ্রুতিপত্র
প্রতিশ্রুতিপত্র |
| (c) cheque
ধনাদেশ
ধনাদেশ | (d) hundi
হুন্ডি
হুন্ডি |

36. A separate piece of paper attached to a negotiable instrument for the purpose of making endorsement is

পৃষ্ঠাংকনৰ কাৰণে হস্তান্তৰযোগ্য পত্ৰত অতিৰিক্ত কাকতৰ সংলগ্ন টুকুৰাটো হয়
পৃষ্ঠাংকনৰ জন্ম হস্তান্তৰযোগ্য পত্ৰে অতিৰিক্ত কাগজৰ সংলগ্ন টুকুৰাটি হয়

- | |
|---|
| (a) allonge
এলংগী
এলোঙ্গী |
| (b) bill of exchange
বিনিময় বিল
বিনিময় বিল |
| (c) promissory note
প্রতিশ্রুতিপত্র
প্রতিশ্রুতিপত্র |
| (d) holder
ধাৰক
ধাৰক |

37. When the banker receives garnishee order, then what should he do?

যেতিয়া বেংকে গাৰনিছি আদেশ পায়, তেতিয়া তেওঁৰ কি কৰা উচিত?
যখন ব্যাংক গাৰনিছি আদেশ পায়, তখন তার কি কৰা উচিত?

- | |
|--|
| (a) Release the fund
পুঁজি মুকলি কৰা
পুঁজি মুক্ত কৰা |
| (b) Give interest to the account
হিচাপত সুত প্রদান কৰা
হিসাবে সুদ প্রদান কৰা |
| (c) Freeze the account
হিচাপটো বন্ধ কৰা
হিসাবটি বন্ধ কৰা |
| (d) None of the above
ওপৰৰ এটাও নহয়
উপরের একটিও নয় |

38. A special crossing is a crossing when a cheque bears across its face the name of

এখন বিশেষ বেখাংকিত ধনাদেশৰ সন্মুখৰ ফালে নাম লিখা থাকে
একটি বিশেষ বেখাংকিত ধনাদেশৰ সন্মুখৰ দিকে নাম লেখা থাকে

- | | |
|--------------------------------------|--|
| (a) payee
পাওনাদাৰৰ
পাওনাদাৰের | (b) maker
প্রস্তুতকাৰকৰ
প্রস্তুতকারকের |
| (c) banker
বেংকাৰৰ
ব্যাংকারের | (d) holder
ধাৰকৰ
ধারকের |

39. Bill of exchange has _____ parties.

বিনিময় বিলৰ _____ দল থাকে।

বিনিময় বিলৰ _____ দল থাকে।

(a) 2

দুটা

দুটি

(c) 4

চাৰিটা

চারটি

(b) 3

তিনিটা

তিনটি

(d) 5

পাঁচটা

পাঁচটি

40. For valid document, acceptance is required in
বৈধ তথ্যপাতিৰ ক্ষেত্ৰত স্বীকৃতিৰ প্ৰয়োজন হয়

বৈধ তথ্যৰ বা দলিলৰ ক্ষেত্ৰে স্বীকৃতিৰ প্ৰয়োজন হয়

(a) promissory note

প্ৰতিশ্ৰুতিপত্ৰ

প্ৰতিশ্ৰুতিপত্ৰে

(b) bill of exchange

বিনিময় বিলত

বিনিময় বিলে

(c) cheque

ধনাদেশত

ধনাদেশে বা চেকে

(d) share

অংশপত্ৰত

অংশপত্ৰে

PART—B

(Marks : 40)

41. Answer any five questions :

2×5=10

যি কোনো পাঁচটা প্ৰশ্নৰ উত্তৰ দিয়া :

যে কোনো পাঁচটি প্ৰশ্নৰ উত্তৰ লেখো :

(a) What is finance?

বিত্ত কি ?

বিত্ত কী ?

(b) What is financial system?

বিত্তীয় পদ্ধতি কি ?

বিত্তীয় পদ্ধতি কী ?

(c) Define bank.

বেংকৰ সংজ্ঞা দিয়া।

ব্যাংকৰ সংজ্ঞা দাও।

(d) What is bank rate?

বেংক হাৰ কি ?

ব্যাংক হাৰ কী ?

(e) Name any two public sector banks in India.

ভাৰতবৰ্ষৰ যি কোনো দুটা ৰাজহুৱা খণ্ডৰ বেংকৰ নাম লিখা।

ভাৰতবৰ্ষৰ যি কোনো দুটি পাবলিক সেষ্টৰ ব্যাংকৰ নাম লেখো।

(f) What do you mean by scheduled bank?

অনুসূচিত বেংক বুলিলে কি বুজা ?

অনুসূচিত ব্যাংক বলতে কী বোঝা ?

(g) What is branch banking system?

শাখা বেংক পদ্ধতি কি?

শাখা ব্যাংক পদ্ধতি কী?

(h) What is bank pay-in-slip?

বেংক পে-ইন-স্লিপ কি?

ব্যাংক পে-ইন-স্লিপ কী?

(i) Name the parties to a promissory note.

প্রতিশ্রুতিপত্রের পক্ষকেইটার নাম লিখ।

প্রতিশ্রুতিপত্রের পক্ষগুলির নাম লেখো।

42. Answer any five questions :

যি কোনো পাঁচটা প্রশ্নের উত্তর দিয়া :

3×5=15

যে কোনো পাঁচটি প্রশ্নের উত্তর লেখো :

(a) State any three features of finance.

বিত্তের যি কোনো তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

বিত্তের যে কোনো তিনটি বৈশিষ্ট্য উল্লেখ কৰো।

(b) State the functions of financial system.

বিত্তীয় পদ্ধতির কার্যসমূহ উল্লেখ কৰা।

বিত্তীয় পদ্ধতির কার্যসমূহ উল্লেখ কৰো।

(c) What is consumer credit?

ভোক্তার ঋণ কি?

ভোক্তার ঋণ কী?

(d) Mention the limitations on the power of banks to create credit.

বেংকৰ ঋণ সৃষ্টিৰ ক্ষমতাৰ সীমাবদ্ধতা উল্লেখ কৰা।

ব্যাংকের ঋণ সৃষ্টির ক্ষমতার সীমাবদ্ধতা উল্লেখ কৰো।

(e) Write a brief note about the Imperial Bank of India.

ইম্পাৰিয়েল বেংক অৰ ইণ্ডিয়াৰ বিষয়ে চমু টোকা লিখ।

ইম্পেরিয়াল ব্যাংক অফ ইণ্ডিয়াৰ বিষয়ে সংক্ষিপ্ত টীকা লেখো।

(f) Discuss the advantages of unit banking.

একক বেংক ব্যৱস্থাৰ সুবিধা আলোচনা কৰা।

একক ব্যাংক ব্যবস্থার সুবিধা আলোচনা কৰো।

(g) Write any three differences between Current Account and Savings Deposit Account.

চলিত হিচাপ আৰু সঞ্চয় জমা হিচাপৰ যি কোনো তিনিটা পাৰ্থক্য লিখ।

চলিত হিসাব এবং সঞ্চয় জমা হিসাবের যে কোনো তিনটি পার্থক্য লেখো।

(h) What is Banking Ombudsmen Scheme?

বেংকৰ হিচাপ নিষ্পত্তিকৰণ আঁচনি কি?

ব্যাংকের হিসাব নিষ্পত্তিকরণ পরিকল্পনা কী?

(i) What are the different types of bills?

বিভিন্ন প্রকাৰৰ বিল কি?

বিভিন্ন প্রকারের বিল কী?

43. Answer any three questions :

5×3=15

যি কোনো তিনিটি প্রশ্নৰ উত্তৰ দিয়া :

যে কোনো তিনিটি প্রশ্নৰ উত্তৰ দাও :

(a) What are the various sources of short-term finance? Explain.

হ্ৰস্বকালীন বিত্তৰ বিভিন্ন উৎসসমূহ কি কি? ব্যাখ্যা কৰা।

হ্ৰস্বকালীন বিত্তৰ বিভিন্ন উৎসগুলি কী কী? ব্যাখ্যা কৰো।

(b) Discuss the various agency services rendered by commercial bank.

বাণিজ্যিক বেংকে সম্পন্ন কৰা বিভিন্ন এজেন্সি সেৱাসমূহ আলোচনা কৰা।

বাণিজ্যিক ব্যাংক দ্বাৰা সম্পন্ন কৰা বিভিন্ন এজেন্সি সেৱাগুলি আলোচনা কৰো।

(c) Discuss the growth and development of bank in India.

ভাৰতবৰ্ষত বেংকৰ বিকাশ আৰু উন্নয়নৰ বিষয়ে আলোচনা কৰা।

ভাৰতবৰ্ষে ব্যাংকৰ বিকাশ এবং উন্নয়নৰ বিষয়ে আলোচনা কৰো।

Or / অথবা / অথবা

Discuss the different methods of note issue of Central Bank.

কেন্দ্ৰীয় বেংকৰ নোট প্ৰবৰ্তন কৰা বিভিন্ন পদ্ধতি আলোচনা কৰা।

কেন্দ্ৰীয় ব্যাংকৰ নোট প্ৰবৰ্তন কৰা বিভিন্ন পদ্ধতি আলোচনা কৰো।

(d) Discuss the procedure of opening a bank account in the name of partnership firm.

অংশীদাৰী প্ৰতিষ্ঠানৰ নামত বেংকৰ হিচাপ খোলাৰ পদ্ধতি আলোচনা কৰা।

অংশীদাৰী প্ৰতিষ্ঠানৰ নামে ব্যাংকৰ হিচাব খোলাৰ পদ্ধতি আলোচনা কৰো।

(e) Distinguish between Bill of Exchange and Cheque.

বিনিময় বিল আৰু ধনাদেশৰ মাজৰ পাৰ্থক্য লিখা।

বিনিময় বিল এবং চেকৰ মध्ये পাৰ্থক্য লেখো।

(f) What is endorsement? Explain the rules regarding endorsement.

পৃষ্ঠাংকন কি? পৃষ্ঠাংকন সংক্রান্ত নিয়মসমূহ ব্যাখ্যা কৰা।

পৃষ্ঠাংকন কী? পৃষ্ঠাংকন সংক্রান্ত নিয়মগুলি ব্যাখ্যা কৰো।

(g) Explain the privileges of holder in due course.

বিলৰ নিশ্চিত ধাৰকৰ অগ্ৰাধিকাৰসমূহ ব্যাখ্যা কৰা।

বিলৰ নিশ্চিত ধাৰকৰ অগ্ৰাধিকাৰগুলি ব্যাখ্যা কৰো।
